

ভাৰতৰ নিৰাপত্তাহীনতাৰ স্থিতি

ভাৰত ইয়াৰ অনন্য ভূ-জলবায়ু আৰু সামাজিক-অৰ্থনৈতিক পৰিস্থিতিৰ বাবে বিভিন্ন মাত্ৰাত বৃহৎ সংখ্যক প্ৰাকৃতিক, লগতে মানৱসৃষ্ট দুৰ্যোগৰ বাবে দুৰ্বল হৈ আহিছে। দেশৰ 35 খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 27 খন দুৰ্যোগ প্ৰৱণ। প্ৰায় 58.6 শতাংশ ভূখণ্ড মধ্যমৰ পৰা অতি উচ্চ তীব্ৰতাৰ ভূমিকম্পৰ প্ৰৱণতা আছে; 40 নিযুত হেক্টৰতকৈও অধিক (ভূমিৰ 12 শতাংশ) বানপানী আৰু নদীৰ ক্ষয়ৰ প্ৰৱণতা আছে; 7,516 কিলোমিটাৰ দীঘল উপকূলীয় অঞ্চলৰ প্ৰায় 5,700 কিলোমিটাৰ ঘূৰ্ণীবতাহ আৰু চুনামীৰ প্ৰৱণতা আছে; খেতি কৰিব পৰা অঞ্চলৰ 68 শতাংশ খৰাংৰ প্ৰৱণতা আছে আৰু পাহাৰীয়া অঞ্চলসমূহ ভূমিস্থলন আৰু হিমবাহৰ বিপদাশংকা আছে।

ভাৰতৰ বিপজ্জনক পৰিচয়

বিশ্বৰ আটাইতকৈ দুৰ্যোগ প্ৰৱণ দেশসমূহৰ ভিতৰত ভাৰত অন্যতম। দেশখনত কেইবাটাও কাৰকৰ বাবে দুৰ্যোগৰ প্ৰৱণতা আছে; প্ৰাকৃতিক আৰু মানৱ উভয়ই প্ৰভাৱিত কৰে, যাৰ ভিতৰত আছে প্ৰতিকূল ভূ-জলবায়ু পৰিস্থিতি, ভৌগোলিক বৈশিষ্ট্য, পৰিৱেশৰ অৱনতি, জনসংখ্যা বৃদ্ধি, নগৰীকৰণ, অবৈজ্ঞানিক উন্নয়ন অনুশীলন ইত্যাদি। দেশখনৰ চাৰিটা পৃথক অঞ্চল অৰ্থাৎ হিমালয় অঞ্চল, পলসুৱা সমভূমি, উপদ্বীপৰ পাহাৰীয়া অংশ আৰু উপকূলীয় অঞ্চলৰ নিজস্ব নিৰ্দিষ্ট সমস্যা আছে।

- হিমালয় অঞ্চলত সঘনাই ভূমিকম্প হোৱাৰ সম্ভাৱনা আছে। হিমালয়ৰ পৰা বৈ অহা বিভিন্ন প্ৰধান নদী প্ৰণালী আৰু ইয়াৰ পৰা নামি অহা বৃহৎ পৰিমাণৰ পলসৰ ফলস্বৰূপে, অঞ্চলটো নদীৰ পলসৰ সংস্পৰ্শলৈ আহে, যাৰ ফলত সঘনাই বানপানী হয়।
- দেশৰ পশ্চিম অংশত সঘনাই খৰাং পৰিস্থিতিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। মহাসাগৰৰ ওপৰত তাপমাত্ৰা আৰু চাপৰ ঢালৰ অস্বাভাৱিক পৰিৱৰ্তনৰ ফলত উপকূলীয় অঞ্চলত ঘূৰ্ণীবতাহৰ সৃষ্টি হয়। মহাসাগৰৰ তলৰ ভিতৰৰ ভূ-টেকটনিক গতিবিধিয়ে উপকূলীয় অঞ্চলকো চুনামি দুৰ্যোগৰ প্ৰৱণ কৰি তোলে। ইয়াৰ সম্প্ৰসাৰিত উপকূল ৰেখাৰ সৈতে ভাৰত বছৰি আৰু সাগৰ আৰু বংগোপসাগৰ দুয়োটাৰে পৰা গড়ে পাঁচৰ পৰা ছয়টা ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ সংস্পৰ্শলৈ আহে।
- বৰ্ধিত জনগাঁথনিগত চাপ, অৱনতিশীল পৰিৱেশৰ অৱস্থা, বনাঞ্চল ধ্বংস, অবৈজ্ঞানিক উন্নয়ন, চৰাইৰ ওপৰত ত্ৰুটিপূৰ্ণ কৃষি পদ্ধতি, অপৰিকল্পিত নগৰীকৰণ আদি বিভিন্ন মানৱ-প্ৰণোদিত কাৰ্যকলাপ দেশৰ দুৰ্যোগৰ দূত প্ৰভাৱ আৰু কম্পনাংক বৃদ্ধিৰ বাবেও দায়ী।

ভাৰতত দুৰ্যোগ ব্যৱস্থাপনা ফ্ৰেমৱৰ্ক

ভাৰতত দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰতিষ্ঠানিক গাঁথনি বৰ্তমান পৰিৱৰ্তনশীল অৱস্থাত আছে। দুৰ্যোগ ব্যৱস্থাপনা আইন, 2005 ৰ ৰূপায়ণৰ পিছত নতুন ব্যৱস্থাটো বিকশিত হৈ আছে; আনহাতে পূৰ্বৰ গাঁথনিটোও কাৰ্যকৰী হৈ আছে। কেন্দ্ৰটোত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ স্থাপন কৰা হৈছে আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ আৰু জিলা পৰ্যায়ত জিলা কৰ্তৃপক্ষ ক্ৰমান্বয়ে আনুষ্ঠানিক কৰা হৈছে।

দুৰ্যোগ ব্যৱস্থাপনা আইন, 2005


এই আইনখনে ভাৰতত দুৰ্যোগ ব্যৱস্থাপনাৰ ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে প্ৰতিষ্ঠানিক ব্যৱস্থা প্ৰদান কৰে। ই দুৰ্যোগ প্ৰতিৰোধ আৰু প্ৰশমন আৰু যিকোনো দুৰ্যোগ পৰিস্থিতিৰ তাৎক্ষণিক সহাৰিৰ বাবে চৰকাৰৰ বিভিন্ন শাখাৰ দ্বাৰা নীতিৰ ৰূপায়ণ নিশ্চিত কৰে।

দুৰ্যোগ ব্যৱস্থাপনা ৰ ওপৰত ৰাষ্ট্ৰীয় নীতি (2009)

দুৰ্যোগ ব্যৱস্থাপনাৰ ৰাষ্ট্ৰীয় নীতিৰ মুখ্য বৈশিষ্ট্যসমূহ হ'ল:

- দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে প্ৰতিৰোধ, প্ৰশমন আৰু প্ৰস্তুতিৰ বাবে প্ৰবল আৰু সক্ৰিয় দৃষ্টিভঙ্গী গ্ৰহণ কৰা হ'ব।
- কেন্দ্ৰীয়/ৰাজ্য চৰকাৰৰ প্ৰতিটো মন্ত্ৰালয়/বিভাগে দুৰ্বলতা হ্ৰাস আৰু প্ৰস্তুতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্দিষ্ট আঁচনি/প্ৰকল্পৰ বাবে পৰিকল্পনাৰ অধীনত উপযুক্ত পৰিমাণৰ পুঁজি পৃথক কৰিব।
- য'ত বহুতো প্ৰকল্প আছে, তাত প্ৰশমনক সম্বোধন কৰা প্ৰকল্পসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব। চলি থকা আঁচনি/কাৰ্যসূচীসমূহত প্ৰশমনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।
- বিপদাশংকাৰ সম্ভাৱনা থকা অঞ্চলৰ প্ৰতিটো প্ৰকল্পৰ প্ৰসংগৰ এক অত্যৱশ্যকীয় শব্দ হিচাপে প্ৰশমন থাকিব। প্ৰকল্প প্ৰতিবেদনত প্ৰকল্পটোৱে কেনেদৰে দুৰ্বলতা হ্ৰাস কৰে সেই সম্পৰ্কে এটা বিবৃতি অন্তৰ্ভুক্ত কৰা হ'ব।
- দুৰ্যোগ প্ৰতিৰোধ/দুৰ্বলতা হ্ৰাসৰ বাবে ৰাষ্ট্ৰীয় প্ৰচেষ্টাত কৰ্পোৰেট খণ্ড, বেচৰকাৰী সংস্থা আৰু সংবাদ মাধ্যমৰ সৈতে মত বিনিময় হ'ব।
- সমন্বিত আৰু দূত সহাৰি নিশ্চিত কৰিবলৈ বিভিন্ন পৰ্যায়ত দুৰ্যোগ ব্যৱস্থাপকসকলক প্ৰতিষ্ঠানিক গাঁথনি/উপযুক্ত আদেশৰ শৃংখল নিৰ্মাণ আৰু উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা হ'ব।
- ক্ষমতা নিৰ্মাণ ব্যৱস্থাৰ বাবে সকলো স্তৰতে পৰিকল্পনা আৰু প্ৰস্তুতিৰ সংস্কৃতি গঢ়ি তুলিব লাগিব।
- নিৰ্দিষ্ট দুৰ্যোগ মোকাবিলাৰ বাবে ৰাজ্য আৰু জিলা পৰ্যায়ৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ দ্বাৰা মানক সঞ্চালন প্ৰক্ৰিয়া আৰু দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা নিৰ্ধাৰণ কৰা হ'ব।
- নিৰ্মাণ ডিজাইনবোৰ প্ৰাসংগিক ভাৰতীয় মানদণ্ডত নিৰ্ধাৰিত প্ৰয়োজনীয়তাৰ সৈতে মিল থাকিব লাগিব।
- ভূমিকম্পজনিত অঞ্চল III, IV আৰু V-ৰ সকলো জীৱনৰেখা ভৱন যেনে-চিকিৎসালয়, ৰেল ষ্টেচন, বিমানবন্দৰ/বিমানবন্দৰ নিয়ন্ত্ৰণ টাৱাৰ, অগ্নিনিৰ্বাপক ষ্টেচন, বাছ আস্থান, প্ৰধান প্ৰশাসনিক কেন্দ্ৰৰ মূল্যায়ন কৰিব লাগিব আৰু প্ৰয়োজন হ'লে পুনৰ স্থাপন কৰিব লাগিব।
- সকলো ৰাজ্যতে বৰ্তমানৰ সাহায্য সংহিতা সংশোধন কৰি দুৰ্যোগ ব্যৱস্থাপনা সংহিতা/পুস্তিকা হিচাপে বিকশিত কৰা হ'ব যাতে প্ৰশমন আৰু প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব দি পৰিকল্পনা প্ৰক্ৰিয়াটো প্ৰতিষ্ঠানিক কৰা হয়।
- সম্প্ৰদায়ৰ অংশগ্ৰহণ আৰু সজাগতা সৃষ্টি, বিশেষকৈ জনসংখ্যা আৰু মহিলাৰ দুৰ্বল অংশৰ ওপৰত বহনক্ষম দুৰ্যোগৰ বিপদাশংকা হ্ৰাসৰ বাবে প্ৰয়োজনীয় হিচাপে গুৰুত্ব আৰোপ কৰা হৈছে।

ভূমিকম্প




আগতে আৰু সময়ত

- যদি সম্ভৱ হয়, পেছাদাৰী অভিযন্তাৰ সৈতে আলোচনা কৰি নতুন নিৰ্মাণসমূহ ভূমিকম্প প্ৰতিৰোধী কৰক
- এটা পৰিয়াল দুৰ্যোগ পৰিকল্পনা প্ৰস্তুত কৰক যাৰ ভিতৰত আছে
 - জৰুৰীকালীন কিট প্ৰস্তুত কৰা যি আপোনাক খোৱা পানী, শুকান খাদ্য সামগ্ৰী, মৌলিক ঔষধৰ মজুত, ছেনিটাৰী পেড, শিশুৰ খাদ্য সামগ্ৰী আদিৰ পৰ্যাপ্ত যোগানৰ সৈতে কমেও তিনি দিনৰ বাবে আত্মনিৰ্ভৰশীল কৰি তুলিব।
 - কেইটামান নিৰাপদ স্থান চিনাক্ত কৰা; চিনাক্ত কৰিবলৈ সহজ, মুকলি আৰু সুগম স্থান বাছনি কৰক য'ত আপুনি সহজে উপনীত হ'ব পাৰে।
- স্কুলীয়া ল'ৰা-ছোৱালীৰ বাবে নিয়মীয়া মক ড্ৰিল অনুষ্ঠিত কৰা।
- পৰি যোৱা বস্তুবোৰ অতিৰিক্ত ফিক্সিং দিব লাগিব যাতে জোকাৰি যোৱাৰ সময়ত নপৰে আৰু ক্ষতি নকৰে।
- ভূমিকম্পৰ সময়ত শান্ত হৈ থাকক; ভিতৰত থাকিলে ভিতৰতে থাকক। ড্ৰপ কভাৰ আৰু হোল্ড! দৃঢ় আচৰাবৰ তলত ড্ৰপ কৰক। আপোনাৰ মূৰ আৰু শৰীৰৰ ওপৰৰ অংশ যিমান পাৰে ঢাকি ৰাখক। আইনা আৰু খিৰিকীৰ পৰা দূৰত থাকক। কম্পনৰ সময়ত অট্টালিকাৰ পৰা বাহিৰলৈ ওলাই নাযাব। লিফ্ট ব্যৱহাৰ নকৰিব।
- যদি বাহিৰত থাকে, সকলো গাঁথনি, বিশেষকৈ অট্টালিকা, দলং, গছ আৰু ওপৰৰ বিদ্যুৎ লাইনৰ পৰা আঁতৰত থকা এখন মুকলি আৰ্কাইলৈ যাওক।

পিছত

- সাৱধানে খোজ কাঢ়ক, আৰু আপোনাৰ ওপৰত আৰু চাৰিওফালে অস্থিৰ বস্তু আৰু অন্যান্য বিপদাশংকাৰ বাবে পৰীক্ষা কৰক।
- আঘাতৰ হৈছে নেকি নিজকে পৰীক্ষা কৰক। প্ৰয়োজনীয় লোকসকলক সহায় কৰক।
- ঘৰ/কাৰ্যালয়ৰ সকলো বিদ্যুৎ সংযোগ অন কৰাৰ আগতে পৰীক্ষা কৰক।
- সাৱধান: শ্বৰ্ট চাৰ্কিটৰ সম্ভাৱনা থাকিব পাৰে।
- ক্ষতিগ্ৰস্ত অট্টালিকাৰ পৰা আঁতৰি থাকক।
- বিশেষ কৰি যদি কম্পনটো দুই মিনিটতকৈ অধিক সময় ধৰি থাকে, তেন্তে পিছৰ স্বকৰ আগজাননী কৰক।
- জৰুৰীকালীন তথ্য আৰু অতিৰিক্ত সুৰক্ষা নিৰ্দেশনাৰ বাবে ৰেডিঅ' শুনক বা স্থানীয় টিভি চাওক।

বানপানী



আগতে আৰু সময়ত

- আপোনাৰ পৰিয়ালৰ সকলো সদস্যই নিকটতম আশ্রয়/উত্থাপিত আশ্রয় বা নিৰ্ধাৰিত (চিনাক্ত কৰা) বানপানী আশ্রয়লৈ সুৰক্ষিত পথ জানিব লাগে।
- সতৰ্কবাণী আৰু পৰামৰ্শৰ বাবে আপোনাৰ স্থানীয় ৰেডিঅ' /টিভিত শুনক।
- প্ৰাথমিক ঔষধ আৰু ছেনিটাৰী পেড, শিশুৰ খাদ্য সামগ্ৰী, গুৰুত্বপূৰ্ণ নথিপত্ৰ আদিৰ সৈতে এটা জৰুৰীকালীন কিট সাজু ৰাখক।
- শুকান খাদ্য, খোৱা পানী আৰু কাপোৰ সাজু ৰাখক।
- বেছি ভাল হ'লে উতলাই পানী খাওক। আপোনাৰ খাদ্য ঢাকি ৰাখক, গধুৰ খাদ্য নাখাব।
- দুৱাৰ আৰু ভেণ্টৰ চাৰিওফালে প্ৰৱেশ বিন্দু বন্ধ কৰিবলৈ বালিৰ মোনা ব্যৱহাৰ কৰক। লগতে, যদি পানী ওপৰলৈ উঠাৰ সম্ভাৱনা থাকে তেন্তে খিৰিকীবোৰ বন্ধ কৰি দিয়ক।
- শিশু আৰু গৰ্ভৱতী মহিলাক খালী পেটত থাকিবলৈ নিদিব।
- বানৰ পিছত সাধাৰণতে হোৱা সাপৰ কামুৰৰ পৰা সাৱধান হওক।

পিছত

- আপোনাৰ জৰুৰীকালীন কিটৰ সৈতে লৈ যোৱাৰ বাবে পানী প্ৰতিৰোধী বেগত গৰম কাপোৰ, অত্যৱশ্যকীয় ঔষধ, মূল্যবান সামগ্ৰী, ব্যক্তিগত কাগজ-পত্ৰ আদি পেক কৰক।
- ওখ ঠাইলৈ যাওক, আপোনাৰ কাপোৰ আৰু মূল্যবান সামগ্ৰীসমূহ বিচনা, টেবুল আদিত ৰাখক যাতে তিতাৰ পৰা ৰক্ষা পায়।
- মূল বিদ্যুৎ যোগান বন্ধ কৰক। বানপানীৰ পানীত থকা বৈদ্যুতিক সঁজুলি ব্যৱহাৰ নকৰিব।
- অজ্ঞাত গভীৰতা আৰু প্ৰৱাহৰ পানীত সোমাব নালাগে।
- শিশুসকলক বানপানীৰ খেলিবলৈ নিদিব।

ঘূর্ণীবতাহ



আগতে আৰু সময়ত

- ৰেডিঅ' বা টিভিত বতৰৰ প্ৰতিবেদন শুনক।
- আপোনাৰ অঞ্চলত থকা নিৰাপদ আশ্ৰয়স্থল চিনাক্ত কৰক।
- আপোনাৰ জৰুৰীকালীন কিটটোত প্ৰাথমিক খাদ্য যোগান, ঔষধ, চৰ্চ আৰু বেটাৰি আদি ৰাখক।
- ঘূর্ণীবতাহৰ বতৰৰ পূৰ্বে পুনৰ গঠন আৰু মেৰামতিৰ জৰিয়তে দুৱাৰ, খিৰিকী, ছাদ আৰু দেৱাল শক্তিশালী কৰিব লাগে। পৰ্যাপ্ত খাদ্যশস্য আৰু পানী সুৰক্ষিত স্থানত সংৰক্ষণ কৰক।
- বিদ্যুৎ বিদ্ৰাটৰ ক্ষেত্ৰত ফ্লেশ লাইট, মোমবাতি আৰু মেচ ৰাখক।
- সাগৰলৈ নাযাব।
- ঘূর্ণীবতাহ শেষ হৈ যোৱাৰ পৰামৰ্শ নিদিয়ালৈকে ঘৰৰ ভিতৰতে থাকক।
- গছ বা দলং আদিৰ দৰে গধুৰ নিৰ্মাণৰ ওচৰত আশ্ৰয় নল'ব।
- প্ৰতিটো শিশুৰ নাম, ঠিকনা আৰু যোগাযোগ নম্বৰ এখন কাগজৰ টুকুৰাত লিখক আৰু শিশুটিৰ পকেটত ৰাখক।
- যদি আপুনি বাহিৰত থাকে, তেন্তে উৰি থকা বস্তু, গছ পৰি যোৱা, অট্টালিকা ভাঙি পৰিব পাৰে আৰু বিদ্যুতৰ লাইন ক্ষতিগ্ৰস্ত হোৱাৰ বিপদাশংকাৰ বিষয়ে সচেতন হওক।
- যদি আপুনি গাড়ীত আছে, ঘূর্ণীবতাহ বা প্ৰচণ্ড বতাহ অতিক্ৰম কৰিবলৈ চেষ্টা নকৰিব; যদি ই গতিপথ সলনি কৰে তেন্তে আপুনি আপোনাৰ বাহনত উঠাৰ বিপদাশংকাৰ সন্মুখীন হ'ব। গাড়ীত সুৰক্ষিত স্থানত বৈ থকাটো ভাল।
- স্থানান্তৰ কৰাৰ বাবে নিজৰ আৰু সমাজৰ বাবে মক ড্ৰিল অনুষ্ঠিত কৰক।

পিছত

- বতাহ কমি যোৱাৰ পিছত, আপোনাৰ আশ্ৰয়স্থল এৰি যোৱাৰ আগতে কমেও ডেৰ ঘণ্টা অপেক্ষা কৰক।
- আনুষ্ঠানিকভাৱে নিৰাপদ বুলি পৰামৰ্শ নিদিয়ালৈকে বাহিৰলৈ নাযাব। যদি স্থানান্তৰ কৰা হয়, তেন্তে উভতি যাবলৈ পৰামৰ্শ দিয়া পৰ্যন্ত অপেক্ষা কৰক।
- পৰীক্ষা নকৰালৈকে পাৱাৰ পইন্ট ব্যৱহাৰ নকৰিব।
- আপোনাৰ ঘৰলৈ উভতি যাবলৈ পৰামৰ্শ দিয়া পথটো ব্যৱহাৰ কৰক। খৰধৰ নকৰিব।
- ভাঙি পৰা বিদ্যুৎ লাইন, ক্ষতিগ্ৰস্ত পথ আৰু ঘৰ, পৰি যোৱা গছ-গছনিৰ পৰা সাৱধান হওক।

অগ্নি




কৰিব

- আপোনাৰ ঠাইৰ অগ্নিসংযুগ পৰীক্ষা কৰাওক; বৈদ্যুতিক সংযোগৰ বাবে পৰীক্ষা কৰক; বৈদ্যুতিক তাঁৰৰ ওচৰত জ্বলনশীল সামগ্ৰী সংৰক্ষণ নকৰিব।
- অগ্নিকাণ্ডৰ ক্ষেত্ৰত 101 নম্বৰত ফোন কৰক।
- যদি আবদ্ধ হৈ থাকে তেন্তে মজিয়াৰ ওচৰত শূৰক/বহিব; কোঠালৈ ধোঁৱাৰ প্ৰৱেশ হ্ৰাস কৰক; প্ৰস্থানৰ সন্ধান কৰক; ভিজা কাপোৰৰ জৰিয়তে উশাহ লওক; কমেও দুটা পলায়নৰ পথ শিকক আৰু নিশ্চিত কৰক যে ই বাধাৰ পৰা মুক্ত।
- শান্ত হৈ থাকক, সকলো বৈদ্যুতিক সঁজুলি আনপ্লাগ কৰক। বাহিৰ হোৱাৰ পিছত সুৰক্ষিত স্থানত লগ কৰক।
- পানীৰ বাল্টি আৰু কঞ্চল সাজু ৰাখক। অগ্নি নিৰ্বাপক যন্ত্ৰ সাজু কৰি ৰাখক আৰু নিয়মিতভাৱে পুনৰ ভৰ্তি কৰিব।
- যদি কাপোৰত জুই লাগে, ৰখক, ড্ৰপ কৰক আৰু ৰোল কৰক। নিয়মীয়া অনুশীলন কৰক।
- অনিয়ন্ত্ৰিত জুইৰ ক্ষেত্ৰত, জুই বন্ধ নোহোৱালৈকে ভুক্তভোগীক কঞ্চলৰে মেৰিয়াই ৰাখক।

নকৰিব

- ভিৰ থকা ঠাই, ঠেক গলিত বা ঘৰৰ ভিতৰত আতচবাজী নজ্বলাৰ।
- অতিৰিক্ত শব্দ প্ৰভাৱৰ বাবে টিণৰ পাত্ৰ বা কাঁচৰ বটলৰে আতচবাজী ঢাকিব নালাগে।
- দীঘল কাপোৰ পৰিহাৰ কৰক, কিয়নো সেইবোৰত জুই দ্রুতগতিত লাগি যায়।
- আলোকিত চিগাৰেটৰ শেষবোৰ অসাৱধানতাবশতঃ নিষ্পত্তি নকৰিব।
- পোৰা কাপোৰ আঁতৰাব নালাগে (যদিহে ই সহজে ওলোৱা নাই)।
- পোৰা ঠাইত আঠাযুক্ত ড্ৰেচিং নল'ব।

ভূমিস্থলন




আগতে আৰু সময়ত

- থিয় ঢালৰ ওচৰত, পৰ্বতৰ কাষৰ ওচৰত, নিষ্কাশন পথৰ ওচৰত বা প্ৰাকৃতিক ক্ষয় উপত্যকাৰ কাষত ঘৰ নিৰ্মাণ কৰাৰ পৰা বিৰত থাকক।
- আপোনাৰ চাৰিওফালৰ ভূমিৰ সৈতে পৰিচিত হওক। ধ্বংসাত্মক প্ৰবাহ থকা অঞ্চলসমূহৰ পৰা আঁতৰি থাকক।
- বোকাৰ প্ৰবাহ থকা অঞ্চলসমূহত, অট্টালিকাৰ চাৰিওফালে প্ৰবাহ নিৰ্দেশনা কৰিবলৈ জলপথ নিৰ্মাণ কৰক।
- সতৰ্ক আৰু শান্ত হৈ থাকক। আতংকিত নহ'ব। একেলগে থাকক।
- নিকটতম তহচিল/জিলা সদৰক অৱগত কৰক।
- মাটি ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰিবলৈ গছ ৰোপণ কৰক আৰু টিলাবোৰ মেছ কৰক।
- অস্বাভাৱিক শব্দবোৰ শুনিব যিবোৰে চলি থকা ধ্বংসাৱশেষৰ ইংগিত দিব পাৰে, যেনে গছবোৰ ফাটি যোৱা বা শিলৰ ঘৰ্নন।
- ভূমিস্থলন বা ধ্বংসাৱশেষৰ প্ৰবাহৰ পথৰ পৰা যিমান সোনকালে সম্ভৱ আঁতৰি যাওক।
- নদী উপত্যকা আৰু নিম্ন অঞ্চলৰ পৰা আঁতৰি থাকক।
- যদি আপুনি কোনো জলধাৰাৰ ওচৰত থাকে, তেন্তে পানীৰ প্ৰবাহ আকস্মিকভাৱে বৃদ্ধি বা হ্রাস হোৱাৰ বাবে সতৰ্ক হৈ থাকক আৰু লক্ষ্য কৰক যে পানী পৰিষ্কাৰ পৰা বোকা হৈ পৰিছে নেকি। ই ভূমিস্থলনৰ লক্ষণ।
- স্বাভাৱিক অৱস্থাৰ পিছত ঠাই/এলেকাটো পুনৰুদ্ধাৰ কৰক।

পিছত

- যদি আপোনাক খালী কৰিবলৈ কোৱা হৈছে তেন্তে নিৰ্ধাৰিত ৰাজহুৱা আশ্ৰয়লৈ যাওক।
- স্লাইডৰ স্থানৰ পৰা আঁতৰি থাকক কিয়নো অতিৰিক্ত স্লাইডৰ আশংকা থাকিব পাৰে।
- প্ৰত্যক্ষ স্লাইড অঞ্চলত প্ৰৱেশ নকৰাকৈ স্লাইডৰ ওচৰত আহত আৰু আৰু লোকসকলক পৰীক্ষা কৰক। উদ্ধাৰকাৰীসকলক তেওঁলোকৰ স্থানলৈ পোনপটীয়াকৈ পঠিয়াওক।
- গুৰুতৰ বিপদাশংকাৰ অৱস্থাত নাথাকিলে প্ৰাথমিক চিকিৎসা প্ৰদান নকৰাকৈ আহত ব্যক্তিক স্থানান্তৰ নকৰিব।
- নদী, ঝৰ্ণা, কুঁৱা আদিৰ পৰা দূষিত পানী নাখাব।


খৰাং



আগতে আৰু সময়ত

- পানী কেতিয়াও অপচয় নকৰিব, ইয়াক আপোনাৰ ঘৰৰ ভিতৰৰ উদ্ভিদ বা বাগিচাত পানী দিবলৈ ব্যৱহাৰ কৰক।
- ৰাছাৰ সলনি কৰি টিপা মেৰামতি কৰক।
- সকলো প্লাষ্টিং লিক পৰীক্ষা কৰক আৰু মেৰামতি কৰাওক।
- অধিক শক্তি আৰু পানী দক্ষ সঁজুলি বাছনি কৰক।
- খৰাং-সহনশীল ঘাঁহ, গুল্ম আৰু গছ (কম পানীত বৃদ্ধি পোৱা উদ্ভিদ) ৰোপণ কৰক।
- প্ৰতিটো ব্যৱহাৰৰ বাবে আটাইতকৈ পানী দক্ষ জলসিঞ্চনৰ সঁজুলি স্থাপন কৰক, যেনে মাইক্ৰ' আৰু ড্ৰিপ জলসিঞ্চন।
- য'তেই ব্যৱহাৰিক হয় বৰষুণৰ পানী সংগ্ৰহ কৰাৰ কথা বিবেচনা কৰক।
- অনাৱশ্যকভাৱে শৌচাগাৰ পৰিষ্কাৰ কৰাৰ পৰা বিৰত থাকক।
- দাঁত ব্ৰাছ কৰা, মুখ ধোৱা বা ডাটি খুৰোৱা আদিৰ সময়ত পানী নষ্ট কৰাৰ পৰা বিৰত থাকক। গা ধোৱাৰ সময়ত স্ফাৰাৰ সলনি বালতি ব্যৱহাৰ কৰক।
- য'তেই সম্ভৱ হয় শুকান ৰেচন সংৰক্ষণ কৰক।
- খৰাং পৰিস্থিতিৰ প্ৰতি স্থিতিস্থাপকতাৰ বাবে ভূমি-ব্যৱহাৰৰ পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক।

চুন্মামি




আগতে আৰু সময়ত

- আপোনাৰ ঘৰটো বিপদজনক এলেকাত আছে নেকি জানি লওঁক।
- উপকূলৰ কাষত বাস কৰা লোকসকলে ভূমিকম্প বা শক্তিশালী মাটিৰ শব্দ হোৱাটো সতৰ্কবাণী সংকেত হিচাপে বিবেচনা কৰা উচিত।
- যদি 'চুন্মামি ৱাচ' 'চুন্মামি সতৰ্কবাণী' লৈ পৰিণত হয়, তেন্তে ঘৰ খালী কৰিবলৈ সাজু হওক।
- চুন্মামি উপকূলৰ ওচৰ চাপি অহাৰ লগে লগে টোবোৰৰ গতি হ্রাস পায় আৰু উচ্চতা বৃদ্ধি পায়।
- আপুনি দেখা পোৱা যিকোনো ঘৰ বা অট্টালিকাৰ ওখ প্লেটফৰ্মত বগাবলৈ বা সৰ্বোচ্চ মহলাত বগাবলৈ চেষ্টা কৰক।
- শেহতীয়া তথ্য পাবলৈ ৰেডিঅ' বা টেলিভিছন শুনক আৰু যদি কৰিবলৈ কোৱা হয় তেন্তে স্থানান্তৰ কৰিবলৈ সাজু হওক।
- উপকূলীয় পানীৰ স্তৰত আকস্মিক পৰিৱৰ্তনৰ দৰে সতৰ্ক সংকেতৰ সৈতে নিজকে পৰিচিত কৰক।
- যদি আপুনি চৰকাৰী সতৰ্কবাণী শুনে, তৎক্ষণাত আঁতৰি যাওক। কৰ্তৃপক্ষই নিৰাপদ বুলি পৰামৰ্শ দিয়াৰ পিছতহে ঘৰলৈ উভতি যাওক।
- চুন্মামিয়ে প্ৰায়ে তীব্ৰ বানপানীৰ সৃষ্টি কৰে; নিশ্চিত কৰক যে আপুনি ইয়াৰ সৈতে মোকাবিলা কৰিবলৈ সাজু।
- আপোনাৰ গাড়ীখন ইন্ধনেৰে ভৰ্তি কৰি ৰাখিব যাতে আপুনি সোনকালে সুৰক্ষিত স্থানলৈ যাব পাৰে।

পিছত

- শেহতীয়া জৰুৰীকালীন তথ্যৰ বাবে বেটাৰি-পৰিচালিত ৰেডিঅ'ৰ লগত সংলগ্ন হৈ থাকক।
- আহত আৰু আবদ্ধ লোকসকলক সহায় কৰক। প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰক।
- বিষয়াসকলে ঘূৰি অহা পথটো নিৰাপদ বুলি নোকোৱালৈকে বানপানী আৰু ক্ষতিগ্ৰস্ত অঞ্চলৰ পৰা আঁতৰি থাকক।
- সাৱধানতাৰে ঘৰত প্ৰৱেশ কৰক।
- ক্ষতিগ্ৰস্ত ঘৰত প্ৰৱেশ কৰাৰ সময়ত টৰ্চলাইট ব্যৱহাৰ কৰক। বৈদ্যুতিক শ্ব'ৰ্ট চাৰ্কিট আৰু জীৱন্ত তাঁৰবোৰ পৰীক্ষা কৰক।
- খাদ্যৰ যোগান আৰু খোৱা পানী পৰীক্ষা কৰক।

গ্ৰীষ্ম প্ৰবাহ



আগত

- বাহিৰৰ তাপ পুনৰ প্ৰতিফলিত কৰিবলৈ এলুমিনিয়াম ফয়েল-আচ্ছাদিত কাৰ্ডব'ৰ্ড 50 ৰ দৰে অস্থায়ী উইণ্ড' প্ৰতিফলক স্থাপন কৰক। ই কোঠাটো ঠাণ্ডা কৰি ৰখাত সহায় কৰিব।
- স্থানীয় বতৰৰ পূৰ্বানুমান শুনক আৰু তাপমাত্ৰাৰ পৰিৱৰ্তনৰ বিষয়ে সচেতন হৈ থাকক।
- আপোনাৰ চুবুৰীত থকা বৃদ্ধ, সৰু ল'ৰা-ছোৱালী, ৰোগী বা মেদবহুল লোকসকলৰ বিষয়ে জানক। তেওঁলোকক সহায়ৰ প্ৰয়োজন হ'ব পাৰে।
- তাপ-সম্পৰ্কীয় জৰুৰীকালীন অৱস্থাৰ চিকিৎসা কেনেকৈ কৰিব লাগে শিকিবলৈ প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ লওক।
- ছাঁৰ বাবে গছ ৰোপণ কৰক।

সময়ত

- শিশু বা পোহনীয়া জীৱ-জন্তুবোৰক কেতিয়াও বন্ধ বাহনত বা পোনপটীয়া সূৰ্যৰ পোহৰত দীঘলীয়া সময়ৰ বাবে অকলে এৰি নিদিব।
- যিমান সম্ভৱ ঘৰৰ ভিতৰত থাকিব।
- সুশম, পাতল আৰু নিয়মীয়া আহাৰ খাওক।
- প্ৰচুৰ পৰিমাণে পানী খাওক; যদিও আপোনাৰ পিয়াহ লগা নাই। নিজকে হাইড্ৰেট কৰি ৰাখক।
- মূগী, হৃদপিণ্ড, বৃক্ক বা যকৃতৰ ৰোগত আক্ৰান্ত ব্যক্তি; তৰল-সীমিত আহাৰ গ্ৰহণ কৰা ব্যক্তি; বা তৰল পদাৰ্থ ধৰি ৰখাত সমস্যা থকা ব্যক্তিয়ে তৰল পদাৰ্থ গ্ৰহণ বৃদ্ধি কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে।
- টুপী বা কাপোৰ পিন্ধি মুখ আৰু মূৰ সুৰক্ষিত কৰক।

হিম প্ৰবাহ



আগতে আৰু সময়ত

- পৰিয়ালৰ সদস্যসকলৰ বাবে প্ৰাথমিক আৰু নিৰ্দিষ্ট ঔষধ আৰু পৰ্যাপ্ত গৰম কাপোৰৰ সৈতে জৰুৰীকালীন কিট সাজু কৰি ৰাখক।
- কম ৱাটেজৰ বৈদ্যুতিক হিটাৰ ক্ৰয় কৰিব যি আপুনি ৰাতিটো লগত ৰাখিব পাৰে যাতে কোঠাটো হিমায়িত হৈ থাকে।
- সময়ে সময়ে গুৰুত্বপূৰ্ণ তথ্যৰ বাবে স্থানীয় ৰেডিঅ' ষ্টেচনটো শুনিব।
- ঘৰৰ ভিতৰত থাকিব; অত্যধিক ঠাণ্ডা সময়ত ভ্ৰমণ নকৰিব।
- নিজকে যিমান পাৰি শুকান কৰি ৰাখিব।
- ফ্ৰষ্টবাইটৰ লক্ষণ যেনে অনুভৱ নোহোৱা, আঙুলি, কাণৰ লতি, আৰু নাকৰ মুৰত বগা/ শেঁতা দেখা লক্ষণসমূহ লক্ষ্য কৰিব।
- বিষাক্ত ধোঁৱা জমা হোৱাৰ পৰা হাত সাৰিবলৈ কেৰাচিন হিটাৰ বা কয়লা চুলাৰ সময়ত সঠিক বায়ু চলাচল বজাই ৰাখক।
- নিয়মিতভাৱে গৰম পানী খাব।

পিছত

- যদি আপোনাৰ ঘৰে অত্যধিক ঠাণ্ডাৰ সময়ত বিদ্যুৎ যোগান হেৰুৱাই তেনেহ'লে নিৰ্ধাৰিত ৰাজহুৱা আশ্ৰয়লৈ যাওঁক।
- কেইবাটাও স্তৰত গৰম কাপোৰ পিন্ধি ফ্ৰষ্টবাইট আৰু হাইপোথৰ্মিয়াৰ পৰা নিজকে সুৰক্ষিত ৰাখিব।
- যদি আপুনি হিমস্থলন এলেকাত বাস কৰে আৰু যদি হিমস্থলনৰ সতৰ্কবাণী জাৰি কৰা হয়, স্থানান্তৰ কৰিবলৈ নোকোৱালৈকে ঘৰৰ ভিতৰতে থাকিব।

ঠাণ্ডা-বতৰৰ কাৰ কিট

- (বেলচা, কষল, কোট, ফ্লেছলাইট, বেটাৰি, শক্তিৰ্ধৰক খাদ্য, পানী, অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী।)

মহামাৰী




আগত আৰু সময়ত

- খোৱা পানী আৰু খাদ্য কিছু দিনৰ বাবে সংৰক্ষণ কৰক। প্ৰদূষণৰ পৰা হাত সাৰিবলৈ উতলা বা ফিল্টাৰ কৰা পানী ব্যৱহাৰ কৰক।
- নিৰ্ধাৰিত মৌলিক ঔষধ যেনে বিষ উপশমকাৰী, পেটৰ চিকিৎসা, কাহ আৰু পানীলগাৰ ঔষধ, জ্বৰ, ইলেক্ট্ৰলাইটযুক্ত তৰল পদাৰ্থ, আৰু ভিটামিন, ছেনিটাৰী পেড, শিশুৰ খাদ্য সামগ্ৰী আদি মজুত ৰাখক।
- যদি সম্ভৱ হয়, জৰুৰীকালীন সঁহাৰিৰ বাবে প্ৰস্তুত আৰু সহায় কৰিবলৈ স্থানীয় গোটসমূহৰ স্বেচ্ছাসেৱক হওঁক।
- আপোনাৰ চাৰিওফাল পৰিষ্কাৰ কৰি ৰাখক আৰু চুবুৰীত পানী জমা হ'বলৈ নিদিব।

পিছত

- অসুস্থ লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক পৰিহাৰ কৰক। যদি সম্ভৱ হয়, আপুনি অসুস্থ হ'লে ঘৰতে থাকক। ব্যৱহাৰযোগ্য বস্তুবোৰ শ্বেয়াৰ নকৰিব। আপুনি আনক আপোনাৰ ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰাত সহায় কৰিব।
- অসুস্থ হ'লে আনৰ পৰা দূৰত্ব বজাই ৰাখক যাতে তেওঁলোকক সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰে।
- কাহ বা হাঁচি অহাৰ সময়ত আপোনাৰ মুখ আৰু নাক কাপোৰ বা ৰুমালেৰে ঢাকি ৰাখক।
- সঘনাই হাত ধোৱাটোৱে (সম্ভৱ হ'লে চাবোনৰে) আপোনাক জীৱাণুৰ পৰা সুৰক্ষিত কৰাত সহায় কৰিব।
- জীৱাণুৰ সংক্ৰমণ ৰোধ কৰিবলৈ আপোনাৰ চকু, নাক বা মুখ স্পৰ্শ কৰাৰ পৰা বিৰত থাকক।

বজ্রপাত আৰু চেৰেকনি



আগত আৰু সময়ত

- যদি আপুনি বজ্রপাতৰ শব্দ শুনে, তেন্তে আপুনি হয়তো বজ্রপাতৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে।
- আপডেট আৰু সতৰ্কবাণী নিৰ্দেশনা আৰু পৰামৰ্শৰ বাবে স্থানীয় সংবাদ মাধ্যম নিৰীক্ষণ কৰি থাকক।
- জৰুৰীকালীন অৱস্থাৰ বাবে গুৰুত্বপূৰ্ণ ঔষধ আৰু অন্যান্য মৌলিক সুবিধাৰ সৈতে এটা জৰুৰীকালীন কিট সাজু কৰি ৰাখক।
- ধুমুহা অহাৰ আগতে সকলো ইলেক্ট্ৰনিক সঁজুলি আনপ্লাগ কৰক। আপডেটৰ বাবে বেটাৰিৰ দ্বাৰা পৰিচালিত ৰেডিঅ' ব্যৱহাৰ কৰক।
- বৈদ্যুতিক সঁজুলি বা ৰছীৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক। ইউটিলিটি লাইনৰ পৰা আঁতৰত থাকক।
- কংক্ৰিটৰ মজিয়াত নাথাকিব আৰু কংক্ৰিটৰ বেৰত হেলন নিদিব।
- গছৰ তলত আশ্ৰয় নল'ব। ই বজ্রপাতৰ পৰিবাহী।
- গা ধোৱা পৰিহাৰ কৰক আৰু বৈ যোৱা পানীৰ পৰা আঁতৰি থাকক কাৰণ বজ্রপাত ধাতুৰ পাইপৰ ওপৰেৰে যাব পাৰে।
- যিমান দূৰ সম্ভৱ, তলৰ অঞ্চলত আশ্ৰয় বিচাৰক। আকস্মিক বানপানীৰ বিষয়ে সাৱধান হওক।
- যদি নাও চলাই বা সাঁতুৰি আছে, তেন্তে সোনকালে সুৰক্ষিত ভূমি/আশ্ৰয়লৈ যাওক।
- ধুমুহাৰ সময়ত, সহায় নোপোৱালৈকে আপুনি বাহনতে থাকিব।

পিছত

- শেহতীয়া তথ্যৰ বাবে স্থানীয় ৰেডিঅ' আৰু টেলিভিছন শুনক।
- নৱজাতক, শিশু আৰু বৃদ্ধসকলৰ দৰে বিশেষ সহায়ৰ প্ৰয়োজন হ'ব পৰা লোকসকলক সহায় কৰক।
- ডুব যোৱা বিদ্যুৎ লাইনৰ পৰা আঁতৰি থাকক আৰু তৎক্ষণাত তেওঁলোকক খবৰ দিয়ক।
- যদি সম্ভৱ হয়, বজ্রপাতত আক্ৰান্ত ব্যক্তিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰক, আৰু নিকটতম চিকিৎসালয়লৈ লৈ যাওক।
- মনত ৰাখিব, বজ্রপাতত আক্ৰান্ত ব্যক্তিয়ে কোনো বৈদ্যুতিক চাৰ্জ বহন নকৰে আৰু সুৰক্ষিতভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি।
- বজ্রপাতৰ আক্ৰান্ত হোৱা লোকসকলৰ ওপৰত আঘাতৰ চিন বিচাৰক আৰু সেই অনুসৰি চিকিৎসা কৰক।

বনজুই



সুৰক্ষাৰ পৰামৰ্শ

- ঘন গছ-গছনিৰ ওচৰত ধূমপান নকৰিব, শুকান গছ-গছনি থকা ঠাইত জ্বলা চিগাৰেট/বিড়ি পেলাই নিদিব;
- ব্যৱহাৰ কৰাৰ পিছত অৰণ্য অঞ্চলত কোনো মুকলি জুই নজ্বলাব।
- জুইলগাৰ সময়ত, খেতিৰ জন্তু আৰু চলনশীল সামগ্ৰীবোৰ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰক।
- অগ্নিকাণ্ডৰ সময়ত আগতীয়া তথ্যৰ বাবে নিয়মিতভাৱে ৰেডিঅ' শুনক আৰু সুৰক্ষিত স্থানলৈ যোৱাৰ নিৰ্দেশনা পালন কৰক।
- আপোনাৰ পৰিয়াল, বন্ধুবৰ্গ আৰু আনসকলক জুইৰ কাৰণ আৰু ক্ষতি শিকাওঁক। বনজুইসুৰক্ষাৰ বিষয়ে লোকসকলক সজাগ কৰিব।
- অৰণ্যত হঠাতে অগ্নিকাণ্ড সংঘটিত হ'লে ভয় নকৰিব, শান্ত হওক আৰু সমাজক ধৈৰ্য্যৰে মোকাবিলা কৰিবলৈ উৎসাহিত কৰক।
- দুঃসাহসিক কাৰ্যকলাপৰ পিছত, নিশ্চিত কৰক যে কোনো আলোকিত ফিৰিঙতি ৰৈ যোৱা নাই।
- জ্বলন্ত কাঠিবোৰ বনৰীয়া গছ-গছনিৰ ওচৰত পেলাই নিদিব।
- জুইলগাৰ সময়ত অৰণ্যত প্ৰৱেশ নকৰিব।

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান দেশৰ আটাইতকৈ কনিষ্ঠ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। NIDM-য়ে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত মানৱ সম্পদ বিকাশ, ক্ষমতা নিৰ্মাণ, প্ৰশিক্ষণ গৱেষণা, নথিপত্ৰ আৰু নীতিৰ সমৰ্থনৰ বাবে নোডাল ৰাষ্ট্ৰীয় দায়িত্বৰ সৈতে কাম কৰে। প্ৰতিষ্ঠানটোৰ ভাৰত আৰু সমগ্ৰ বিশ্বৰ কেইবাটাও শৈক্ষিক, গৱেষণা আৰু কাৰিকৰী সংস্থাৰ সৈতে কৌশলগত অংশীদাৰিত্ব আছে। ই জ্ঞান প্ৰতিষ্ঠানসমূহৰ মাজত সংযোগ স্থাপনক উৎসাহিত কৰে আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত আন্তঃবিষয়ক গৱেষণাক উৎসাহিত কৰে।

দৃষ্টি

- ভাৰতত দুৰ্যোগৰ বিপদাশংকা হ্রাস আৰু ব্যৱস্থাপনাৰ ওপৰত প্ৰশিক্ষণ আৰু গৱেষণাৰ বাবে এক প্ৰধান উৎকৃষ্টতা প্ৰতিষ্ঠান হোৱা আৰু এই ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অন্যতম আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে স্বীকৃতি লাভ কৰা।
- সকলো স্তৰতে প্ৰতিৰোধ আৰু প্ৰস্তুতিৰ সংস্কৃতিৰ বিকাশ আৰু প্ৰচাৰৰ জৰিয়তে দুৰ্যোগ মুক্ত ভাৰতক গঢ়ি তোলাৰ দিশত নিৰন্তৰ চেষ্টা।

মুখ্য বিষয়

প্ৰশিক্ষণ

মুখ্যমুখি: NIDM-য়ে জ্যেষ্ঠ আৰু মধ্য পৰ্যায়ৰ চৰকাৰী বিষয়া আৰু অন্যান্যসকলৰ বাবে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিভিন্ন বিষয় আৰু খণ্ডসমূহক সামৰি লোৱা বিভিন্ন বিষয়ৰ ওপৰত কেম্পাছৰ ভিতৰত আৰু কেম্পাছৰ বাহিৰত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। মুখ্যমুখি কাৰ্যসূচীৰ উপৰিও, NIDM-য়ে মিশ্ৰিত পদ্ধতিত প্ৰশিক্ষণ কাৰ্যসূচীও অনুষ্ঠিত কৰে।

ৱেব-আধাৰিত প্ৰশিক্ষণ: প্ৰতিষ্ঠানে দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে সম্পৰ্কিত বিভিন্ন বিশেষ বিষয়ৰ ওপৰত অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে, ব্যৱহাৰকাৰীসকলে পঞ্জীয়ন কৰিব পাৰে আৰু অনলাইন অধ্যয়ন পৰ্টেল ব্যৱহাৰ কৰিব পাৰে।

স্ব-অধ্যয়ন পাঠ্যক্ৰম: প্ৰতিষ্ঠানটোৱে ৱেব-আধাৰিত আত্ম-অধ্যয়ন পাঠ্যক্ৰম আৰম্ভ কৰিছে যিবোৰ যিকোনো ঠাইৰ পৰা দূৰৰ পৰা প্ৰৱেশ কৰিব পাৰি আৰু যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি। এইবোৰৰ বেছিভাগেই দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰস্তাৱৰ ওপৰত জ্ঞানৰ আদান-প্ৰদান আৰু সংবেদনশীলতাৰ উদ্দেশ্যে কৰা হৈছে।

প্ৰকাশনসমূহ

- জাৰ্নেল 'দুৰ্যোগ আৰু বিকাশ'
- প্ৰশিক্ষণ মডিউল
- কেছ অধ্যয়ন/গৱেষণা
- কাৰ্য্যবাহী
- ত্ৰৈমাসিক নিউজলেটাৰ 'টিডিংছ'
- NIDM বাৰ্ষিক প্ৰতিবেদন

গৱেষণা আৰু নথিপত্ৰ

NIDM-য়ে দেশত সংঘটিত হোৱা প্ৰধান দুৰ্যোগবোৰ নথিভুক্ত কৰি ইয়াৰ ব্যৱস্থাপনাৰ পাঠ শিকা আৰু প্ৰশিক্ষণ শ্ৰেণী আৰু অনুকৰণ অনুশীলনৰ বাবে সম্পদ সামগ্ৰী হিচাপে গোচৰ অধ্যয়ন ব্যৱহাৰ কৰে। প্ৰতিষ্ঠানৰ দ্বাৰা কাৰ্য্যমুখী গৱেষণা প্ৰকল্পসমূহও হাতত লোৱা হয়।

নীতি অধ্যয়ন

এন. আই. ডি. এম.-এ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নীতি প্ৰস্তুত আৰু ৰাজ্যিক পৰ্যায়ৰ নীতি, ৰণনীতি আৰু পৰিকাঠামোত সহায় আগবঢ়ায়।

বিশেষ জানিবলৈ অনুগ্ৰহ কৰি প্ৰতিষ্ঠানৰ ৱেবছাইট চাওকঃ www.nidm.gov.in



NIDM, চৌহদ, খণ্ড 29, বোহিণী, দিল্লী



এন আই ডি এম দক্ষিণ চৌহদ, কৃষ্ণ জিলা, অন্ধ্ৰ প্ৰদেশ

* Source: www.ndma.gov.in